

## এখন ওজঃ-আত্মনির্ভৰশীল গ্ৰামীন ভাৰত

ভাৰতৰ বিভিন্ন প্ৰান্তৰত আজিও অনেক গাওঁ আছে য'ৰ বাসিন্দাই ২১শতিকাটো অন্ধকাৰত সীমাবদ্ধ। সেই ধৰণৰ গাৱঁক বৈকল্পিক ওজঃৰ মাধ্যমেৰে মাইক্ৰগ্ৰীদৰ যোগেদি উজ্বলাই তোলোৱাৰ উদ্দেশ্যেৰে ২০০৮ চনত গ্ৰামওৰ্জা স্হাপন কৰা হৈছিল।

এই সংস্থাপনে ভাৰতৰ বিভিন্ন দিশত অভিযান চলাই, গাওঁবাসী সকলৰ চিন্তা ধাৰাৰ বুজ লোৱাত সক্ষম হৈছিল। সেই অভিজ্ঞতাৰ যোগেদি গ্ৰামওৰ্জাই পুণে জিলাত শহুগিত ডাৰেৱাডী নামৰ এখন ভিতৰোৱা গাৱঁত সূৰ্য-ওজঃৰ যোগেদি চালিত মাইক্ৰগ্ৰীদৰ প্ৰকল্প কৰিছিল। আৰো সেইমতে সংস্থাপনে সূৰ্য-ওজঃৰ সহায়ত গাৱঁত বিজলী উত্পাদন কৰি গ্ৰীদৰ যোগেদি প্ৰত্যেক ঘৰত বিলাইছিল। কিছু ঘৰে টেলিভিচন আদি কিনি সামাজিক আৰো শৈক্ষিক জীৱনত পৰিৱৰ্তন অনাত সফল হৈছে। তেনেদৰেই কৰ্ণাটক শিহত ৱিৰল নামৰ আন এখন গাৱঁকো গ্ৰামওৰ্জাই সূৰ্য-ওজঃৰ যোগেদি পোহঁৰাই তুলিছিল। মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্য প্ৰদেশ আৰো উত্তৰ প্ৰদেশত এই সংস্থাপনে ইতিমধ্যে বিভিন্ন প্ৰকল্প চলাইছে।

নবীকৰণীয় শক্তিৰ যোগেদি জলসিঞ্চন আৰো বায়'গেছ গ্ৰীদৰ দৰে শেহতীয়া প্ৰযুক্তিবিজ্ঞান প্ৰয়োগ কৰি গ্ৰামীন জীৱন সহজসাধ্য কৰিবলৈ গ্ৰামওৰ্জা প্ৰশুত হৈছে। সেইমতেই গ্ৰামওৰ্জা আগবাঢ়িছে থানে জিলাৰ জৱহাৰ তহচিলৰ কেবাখনো গাৱঁৰ পানী-সমস্যা সমাধান দিবলৈ। জৱহাৰ অঞ্চলৰ শহানীয় সংস্থান, প্ৰগতি প্ৰতিষ্ঠানৰ সহযোগত গ্ৰামওৰ্জাই বৰ্তমানলৈকে ১৪খন গাৱঁত সৌৰপাম্পৰ মাধ্যমেৰে পানীৰ যোগান ধৰিছে। সেয়েহে পানীৰ বাবে গাওঁবাসী সকলে, বিশেষকৈ মহিলা সকলে ২-৩ কিলোমিটাৰ যোৱাৰ পৰা বেহাই পাই অন্য কামত মনোযোগ দিব পাৰিছে।

এলপিজি গেছ আৰো কেৰ'চিন প্ৰায়েই ব্যৱহাৰ হয় গাৱঁৰ ৰান্ধনি ঘৰত। কিন্তু তাতোকৈ শ্ৰেয় হ'ল বায়'গেছ। এই সন্দৰ্ভত গ্ৰামওৰ্জাই মহাৰাষ্ট্ৰ আৰো মধ্য প্ৰদেশৰ কেবাখনো গাৱঁ আৰো গৈশালা নিৰীক্ষণ কৰিছিল। জিআইজেদ- জামেনীৰ সহযোগত গ্ৰামওৰ্জাই ক'লৱন নামৰ পুণে শিহত গাওঁ এখনত বায়'গেছ গ্ৰীদ নিৰ্মাণ কৰিছিল। এই গ্ৰীদ ব্যৱহাৰ হৈছিল ৪০০ স্কুলৰ ল'ৰা - ছোৱালীৰ খোৱা যোগান ধৰিবলৈ। এই গ্ৰীদ ব্যৱহাৰ কৰিব পাৰি হোটেল, বিদ্যালয় আদি সামাজিক সংস্থাত আৰো এলপিজি গেছৰ যোগেদি হোৱা খৰছ হ্রাস কৰিব পাৰি।

এইদৰে গ্ৰামওৰ্জাই এখন ওজঃ-আত্মনিৰ্ভৰশীল গ্ৰামীণ ভাৰতৰ কল্পনা কৰিছে, য'ত আমাৰ ভাৰতবাসী সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিছে।

গ্ৰামওৰ্জা সৌলযুগল প্ৰাইভেট লিমিটেড  
পুণে, মহাৰাষ্ট্ৰ  
ফোন: +৯১ ২০ ৬৪০০ ১৪০২